

Raksha Mantri Shri Rajnath Singh meets Chinese Defence Minister at latter's request on the sidelines of SCO meeting in Moscow

September 05, 2020

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ অনুৰোধমৰ্মে মস্কোত অনুষ্ঠিত হোৱা এছ চি অ-ৰ বৈঠকৰ সময়ত তেখেতক সাক্ষাত কৰে

ছেপ্তেম্বৰ 05, 2020

4 ছেপ্তেম্বৰত মস্কোত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থা (SCO)ৰ বৈঠকৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে চীনৰ ৰাজ্যিক সদস্য আৰু প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল ৱেই ফেংগহিৰ সৈতে বৈঠকত মিলিত হয়। দুয়োগৰাকী মন্ত্ৰীয়ে বাৰত-চীন সীমান্ত অঞ্চলৰ উন্নয়নৰ লগতে ভাৰত-চীন সম্পৰ্কৰ সন্দৰ্ভত স্পষ্ট আৰু গভীৰভাৱে আলোচনা কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিগত কিছুমাহ ধৰি ভাৰত-চীন সীমান্তৰ পশ্চিমা অঞ্চলৰ গালৱান উপত্যকা সহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC)ত সংঘটিত পৰিঘটনাসমূহ সন্দৰ্ভত ভাৰতৰ স্থিতি ব্যক্ত কৰে। তেওঁ জোৰ দি কয় যে বিপুল সংখ্যক সেনা নিয়োগ কৰা, তেওঁলোকৰ আক্ৰমণাত্মক আচৰণ আৰু একপক্ষীয়ভাৱে স্থিতাবস্থা পৰিৱৰ্তনৰ প্ৰচেষ্টা সহ চীনা সেনাৰ পদক্ষেপসমূহে দ্বিপাক্ষিক চুক্তিৰ উলংঘন আৰু দুয়োপক্ষৰ বিশেষ প্ৰতিনিধিৰ মাজত হোৱা বৃজাবুজিৰ সৈতে অনুৰূপ নহয়। মাননীয় প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে ভাৰতীয় সেনাই সদায়েই সীমান্ত ব্যৱস্থাপনীৰ প্ৰতি অত্যন্ত দায়িত্বশীল দৃষ্টিভঙ্গী গ্ৰহণ কৰিছিল, কিন্তু সেই একে সময়তে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা ৰক্ষা কৰাৰ বাবে আমাৰ দৃঢ়তাক লৈ সন্দেহ থকা উচিত নহয়।

চীনৰ ৰাজ্যিক সদস্য আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে উভয় পক্ষই সন্মানসহকাৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি জিন পিঙৰ মাজত হোৱা ঐক্যমতক কাৰ্যকৰী কৰা উচিত আৰু লোচনা আৰু পৰামৰ্শৰ মাধ্যমেৰে বিষয়সমূহ সমাধান কৰিব লাগিব, বিভিন্ন দ্বিপাক্ষিক চুক্তি কঠোৰভাৱে অনুসৰণ কৰা উচিত, সন্মুখ বাহিনীৰ নিয়ন্ত্ৰণ আৰু অধিক জোৰদাৰ কৰা উচিত তথা পৰিস্থিতি আৰু বেয়ালৈ নাযাবলৈ এনো কোনো উচ্চনিমূলক পদক্ষেপ গ্ৰহণ কৰা উচিত নহয়। উভয় পক্ষই ভাৰত-চীন সম্পৰ্কৰ সামগ্ৰিক পৰিস্থিতি দিশত মনোনিৱেশ কৰা উচিত আৰু পৰিস্থিতি বেয়া নহবলৈ শীঘ্ৰে একেলগে কাম কৰা উচিত আৰু ভাৰত-চীন সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা বজাই ৰখা উচিত। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দুয়োগৰাকী মন্ত্ৰীয়ে সকলো স্তৰতে যোগাযোগ ৰক্ষা কৰা উচিত।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে দুয়োপক্ষৰ নেতাৰ সৰ্বসন্মতিক্ৰমে দিকনিৰ্দেশনা প্ৰাপ্ত কৰা উচিত আৰু চীন সীমান্তৱৰ্তী অঞ্চলত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু বিকাশৰ কাৰণে শান্তি আৰু স্থিৰতা বজাই ৰখাটো

অপৰিহাৰ্য আৰু উভয় পক্ষৰ মত পাৰ্থক্যক বিতৰ্ক হবলৈ দিয়া অনুচিত। সেই অনুসৰি, উভয় পক্ষই সীমান্তৱৰ্তী অঞ্চলৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা উচিত। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জনাই যে চীনা পক্ষইও শান্তিপূৰ্ণভাৱে সমস্যাসমূহ সমাধান কৰাত আগ্ৰহী। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিয়ে যে দ্বিপাক্ষিক চুক্তি আৰু প্ৰটকল অনুসাৰে পংগং হ্ৰদসহ সমস্ত সংঘৰ্ষ অঞ্চলত সেনাবাহিনীক শীঘ্ৰেই আৰু সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ ক্ষেত্ৰত চীনা পক্ষই ভাৰতৰ সৈতে মিলি সীমান্তত সদ্ভাৱ বজাই ৰাখি কাম কৰা উচিত। সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা ৰজাই ৰখা, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাক কঠোৰভাৱে সন্মান কৰা, পৰ্যবেক্ষণ আৰু একপক্ষীয়ভাৱে স্থিতাবস্থা পৰিৱৰ্তন কৰাৰ চেষ্টা কৰা উচিত নহয়। তেখেতে লগতে কয় যে সাম্প্ৰতিক পৰিস্থিতিত দায়িত্বশীলতাৰ সৈতে পৰিচালিত হোৱা উচিত আৰু উভয় পক্ষই সীমান্তত পৰিস্থিতি জটিল কৰিব পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা উচিত নহয়। প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে কূটনৈতিক আৰু সামৰিক চ্যানেলৰ মাধ্যমেৰে দুয়ো পক্ষই আলোচনা অব্যাহত ৰখা উচিত, যাতে সময়মতে সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ আৰু বিস্ফুৰ্তি ৰোধ আৰু সীমান্ত এলেকাত স্থায়ী শান্তি আৰু সমৃদ্ধিৰ সম্পূৰ্ণ পুনঃসংস্থাপন নিশ্চিত কৰিব পৰা যায়।

নতুন দিল্লী

ছেপ্তেম্বৰ 05, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.